

# আপোনাৰ ইণ্টাৰনেটৰ সুবিধাযুক্ত স্মার্টফোন আছে নেকি ?

যদি আছে ইউনিফাইড পেমেন্ট ইণ্টাৰফেচ (UPI) প্লেটফর্মত গৈ ডিজিটেল হওঁক।

(UPI) এনে এটা প্লেটফর্ম য'ত আপুনি এটা বেংক একাউন্টৰ পৰা অন্য এটা বেংক একাউন্টলৈ এটা ইণ্টাৰনেটৰ সুবিধাযুক্ত স্মার্টফোনৰ মাধ্যমেৰে টকা-পইচা আদান-পদান কৰিব পাৰে।



এই সুবিধা ব্যৱহাৰ কৰিব পাৰে যদিহে

- ▶ আপোনাৰ ম'বাইল ফোনৰ নম্বৰ আপোনাৰ বেংক একাউন্টৰ সৈতে সংযুক্ত কৰা আছে  
আৰু
- ▶ আপোনাৰ এ টি এম/ডেবিট কাৰ্ড আছে।

UPI ৰ মাধ্যমেৰে ট্ৰেণজেকশ্যন কৰিবলৈ আপুনি BHIM নামৰ এটা এপ্লিকেশ্যন অথবা যিকোনো বেংকৰ এপ্লিকেশ্যন  
অথবা যিকোনো থাৰ্ড পার্টি এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰে।

উদাহৰণস্বৰূপে BHIM এপ্লিকেশ্যনত কেৱল এবাৰহে কৰিবলগীয়া  
বেজিষ্টেশ্যনৰ নিয়মাৱলী তলত দেখুওৱা হৈছে।

১

BHIM  
এপ্লিকেশ্যনটো  
ডাউনল'ড কৰক

২

এপ্লিকেশ্যনটো  
খোলক, আপোনাৰ  
ফোনটো ৰেজিস্ট্রাৰ  
হ'বলৈ এটা এছ এম এছ  
যাব

৩

এটা ল'গইন  
পাছক'ড দিয়ক  
আৰু তাৰ পিছত  
বেংক একাউন্ট  
নম্বৰ চিলেক্ট কৰক

৪

আপোনাৰ 'ভাৰ্চুৱেল  
পেইমেন্ট এড্ৰেছ বা  
UPI আই ডি হ'ব  
আপোনাৰ ম'বাইল  
নম্বৰ @ upi

৫

UPI পিন (PIN) নম্বৰ  
বনাবলৈ ভৰাওক  
▶ ATM কাৰ্ডৰ শেষৰ  
ছয়টা সংখ্যা  
▶ ATM কাৰ্ডৰ ম্যাদ  
উকলি যোৱাৰ মাহ  
আৰু বছৰ  
▶ ম'বাইলত অহা  
কেৱল এবাৰ  
ব্যৱহাৰযোগ্য পাছৱড  
বা OTP সংখ্যা

▶ কোনো ব্যক্তিৰ ভাৰ্চুৱেল এড্ৰেছ জনা থাকিলে, UPI পিন নম্বৰ ব্যৱহাৰ কৰি খুব সহজে টকা পঠিয়াব পাৰিব।

▶ যদিহে ব্যক্তিজনৰ ভাৰ্চুৱেল এড্ৰেছ নাই, তনেহ'লৈ তেখেতৰ বেংক একাউন্ট নম্বৰ আৰু IFSC ব্যৱহাৰ  
কৰিও টকা পঠিয়াব পাৰিব।

খুব সোনকালে 24x7 মুহূৰ্ততে পঠিওৱা



UPI



বিত্তীয় সমাৱেশন আৰু বিকাশ বিভাগ  
ভাৰতীয় বিজাৰ্ভ বেংক  
[www.rbi.org.in](http://www.rbi.org.in)